

Paper : MINBNI2

(Principles of Insurance)

1. তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা :

1×8=8

Answer the following as directed :

(a) যেতিয়া সকলো প্ৰিমিয়াম পৰিশোধ কৰা হয় আৰু কোনো পৰিশোধৰ প্ৰয়োজন নহয়, তেতিয়া বীমা আঁচনি এখনৰ মূল্য ধাৰ্য কৰিবলৈ কি শব্দ ব্যৱহাৰ কৰা হয় ?

What term is used to describe the value of an insurance policy when all premiums have been paid and no further payments are required?

(i) চাৰেণ্ডাৰ মূল্য

Surrender value

(ii) পেইড-আপ মূল্য

Paid-up value

(iii) প্ৰিমিয়াম মূল্য

Premium value

(iv) ত্ৰাসযোগ্য মূল্য

Deductible value

(শুদ্ধ উত্তৰটো বাচি উলিওৱা)

(Choose the correct answer)

- (b) যি পলিচি বীমাকৃত খনৰ এটা নিৰ্দিষ্ট শতাংশ পলিচিৰ চৰ্ত অনুসৰি সময়ে সময়ে প্ৰদান কৰা হয় তাক _____ পলিচি বুলি জনা যায়।

(খালী ঠাই পূৰ কৰা)

A certain percentage of the sum assured to be paid periodically according to the policy term is known as _____.

(Fill in the blank)

- (c) বীমাৰ _____ নীতিত কোৱা হৈছে যে বীমাৰ বিষয়বস্তুত বীমাকৃতিৰ বিত্তীয় আগ্ৰহ থাকিব লাগিব।

(খালী ঠাই পূৰ কৰা)

_____ principle of insurance states that the insured must have a financial interest in the subject matter of the insurance.

(Fill in the blank)

- (d) ইউনিট-লিংক পলিচিয়ে বজাৰৰ প্ৰদৰ্শনৰ সৈতে সংযুক্ত বিনিয়োগ কৰাৰ বিকল্প আগবঢ়ায়।

(শুদ্ধ নে অশুদ্ধ লিখা)

Unit-linked policy offers investment option linked to market performance.

(Write True or False)

- (e) হোল লাইফ পৰিচিয়ে বীমাকৃত ব্যক্তিৰ সমগ্ৰ জীৱনৰ বাবে কভাৰেজ প্ৰদান কৰে।

(শুদ্ধ নে অশুদ্ধ লিখা)

Whole life policy provides coverage for entire life of the insured.

(Write True or False)

- (f) অ-জীৱন বীমাৰ প্ৰাথমিক উদ্দেশ্য কি ?

What is the primary purpose of the non-life insurance?

- (g) বীমা নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষৰ (IRDA) ক্ষমতা আছে

The Insurance Regulatory and Development Authority (IRDA) has the power to

- (i) বাহন চলাবলৈ অনুজ্ঞাপত্ৰ জাৰী কৰা

issue licences to drive vehicles

- (ii) বীমা কোম্পানী আৰু মধ্যস্থতাকাৰীসকলৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা

regulate the functioning of Insurance Companies and intermediaries

- (iii) উপভোক্তা সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা

set the price of consumer goods

- (iv) চিকিৎসা ক্ষেত্ৰত গবেষণা কৰা

conduct medical research

(শুদ্ধ উত্তৰটো বাচি উলিওৱা)

(Choose the correct answer)

- (h) বীমা নিয়ন্ত্ৰকৰ মুখ্য কাম হৈছে বীমাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা।

(শুদ্ধ নে অশুদ্ধ লিখা)

The main function of insurance regulators is to determine insurance premium rates.

(Write True or False)

2. তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা :

3×4=12

Write short notes on any four of the following :

- (a) পুনৰ বীমা

Reinsurance

- (b) বীমাযোগ্য স্বার্থ নীতি

Principle of insurable interest

- (c) ভাৰতবৰ্ষৰ জীৱন বীমা সংস্থা

Life Insurance Organizations in India

- (d) অ-জীৱন বীমাৰ সামগ্ৰীৰ প্ৰকাৰ

Types of non-life insurance products

- (e) বীমা লোকপাল

Insurance ombudsman

3. (a) সামাজিক সুৰক্ষা প্ৰদানত বীমাৰ ভূমিকা আলোচনা কৰা। 1
Discuss the role of insurance in providing social security.

অথবা / Or

- (b) বীমা প্ৰিমিয়াম নিৰ্ধাৰণত প্ৰভাৱিত কৰা উপাদানবোৰ আলোচনা কৰা।
Discuss the factors influencing the determination of insurance premiums.

4. (a) বীমা চুক্তিৰ বিভিন্ন নীতিবোৰ বৰ্ণনা কৰা। 1
Explain the various principles of insurance contract.

অথবা / Or

- (b) জীৱন চক্ৰৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে আলোচনা কৰা।
Discuss the various phases of life cycles.

5. (a) বীমাৰ বিভিন্ন প্ৰকাৰৰ বীমা পলিচিসমূহৰ বিষয়ে আলোচনা কৰা। 10
Discuss about the different types of insurance policy.

অথবা / Or

- (b) বাৰ্ষিকী কি? জীৱন বীমা আঁচনি আৰু বাৰ্ষিকীৰ মাজত পাৰ্থক্যবোৰ কি? 3+7=10
What is annuity? Distinguish between annuity and life insurance policy.

6. (a) জীৱন বীমা আৰু অ-জীৱন বীমা আঁচনিৰ মাজত পাৰ্থক্যবোৰ ব্যাখ্যা কৰা। 10

Explain the difference between Life Insurance and Non-Life Insurance Policy.

অথবা / Or

- (b) ভাৰতবৰ্ষৰ বিভিন্ন প্ৰকাৰৰ বীমা কোম্পানী বিষয়ে আলোচনা কৰা আৰু ইয়াৰ মুখ্য কাৰ্যসমূহ উল্লেখ কৰা। 7+3=10

Discuss about the various types of Insurance Companies in India and mention their main functions.

(২০২৩ বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে অতিৰিক্ত ২০ নম্বৰ)

(Additional 20 marks for 2023 Batch)

7. (a) ভাৰতত বীমা উদ্যোগৰ ঐতিহাসিক বিৱৰ্তন চমুকৈ ব্যাখ্যা কৰা। 10

Briefly explain the historical evolution of insurance industry in India.

অথবা / Or

- (b) আজীৱন বীমা কি? ই আন প্ৰকাৰৰ জীৱন বীমা আঁচনিৰ পৰা কেনেদৰে পৃথক হয়, বৰ্ণনা কৰা। 3+7=10

What is whole life insurance? Explain how it differs from other types of life insurance policies.

8. (a) বীমা বজাৰৰ মধ্যস্থতাকাৰীৰ ভূমিকা আলোচনা কৰা। 10

Discuss the role of intermediaries in the insurance market.

অথবা / Or

(b) স্বাস্থ্যসেৱা উদ্যোগে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ কি ?

What are the significant challenges faced by the healthcare industry?
